

Total No. of Printed Pages—7

4 SEM TDC ECO G 1

2 0 1 5

(May)

ECONOMICS

(General)

Course : 401

(Issues of Indian Economy)

Full Marks : 80

Pass Marks : 32

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

1. তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা : 1×8=8

Answer the following questions :

(a) 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতত লিঙ্গ অনুপাত
কিমান ?

What is the sex ratio in India according to
2011 Census?

(b) দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ এটা মুখ্য উদ্দেশ্য লিখা।

Write down one primary objective of Twelfth Five-Year Plan.

(c) টেণ্ডুলকাৰ কমিটিৰ প্ৰতিবেদন মতে ভাৰতৰ দৰিদ্ৰতাৰ হাৰ কিমান ?

What is the poverty ratio of India as per the Tendulkar Committee Report?

(d) ছদ্মবেশী নিবনুৱা কোনটো খণ্ডৰ লগত জড়িত ?

In which sector disguised unemployment is associated?

(e) NABARD-ৰ মুখ্য কাৰ্য কি ?

What is the primary function of NABARD?

(f) জৱাহৰ বোজ্জগাৰ যোজনা কোন পৰিকল্পনাত গ্ৰহণ কৰা হয় ?

In which plan JRY was introduced?

(g) অসমৰ দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ এটি পৰামৰ্শ আগবঢ়োৱা।

Give a suggestion to control the rapidly growing population in Assam.

(h) প্ৰত্যক্ষ বিদেশী বিনিয়োগ আগমনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি?

What is the position of India in case of Foreign Direct Investment receipt?

2. যি কোনো চাৰিটাৰ চমু টোকা লিখা (প্ৰতিটো **150** শব্দৰ ভিতৰত) : 4×4=16

Write short notes on any *four* (**within 150 words** each) :

(a) সেউজ বিপ্লৱ

Green Revolution

(b) ইন্দিৰা আৱাস যোজনা

IAY

(c) প্ৰযুক্তি বিদ্যা

Information Technology

(d) বুম খেতি
Shifting Cultivation

(e) আঞ্চলিক বৈষম্য
Regional Disparities

তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা (প্ৰতিটো 500 শব্দৰ ভিতৰত) :

Answer the following questions (within 500 words each) :

3. (a) অসমৰ বিশেষ প্ৰসংগসহ ভাৰতীয় অৰ্থনীতিৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা।

12

Discuss the major features of Indian economy with special reference to Assam.

অথবা / Or

(b) 2001-2011 দশকৰ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰা। উচ্চ হাৰৰ জনসংখ্যা বৃদ্ধিক অসমৰ নিবনুৱা সমস্যাৰ কাৰণ বুলি ভাবানে ?

Analyze the features of population growth in India during the decade 2001-2011. Do you think that high rate of growth of population is one of the factors of unemployment problem in Assam?

4. (a) ভাৰতীয় কৃষিৰ নিম্ন উৎপাদনশীলতাৰ প্ৰধান কাৰণসমূহ ব্যাখ্যা কৰা। তদুপৰি ভাৰতীয় কৃষিৰ উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ কেইটামান পৰামৰ্শ আগবঢ়োৱা। 7+4=11

Discuss the major reasons behind low productivity of Indian agriculture. Also suggest some measures to improve the productivity of Indian agriculture.

অথবা / Or

- (b) অসমৰ কৃষি বিপণন ব্যৱস্থাৰ আসোঁৱাহসমূহ উল্লেখ কৰি চৰকাৰে সাম্প্ৰতিক সময়ত আসোঁৱাহসমূহ দূৰ কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহ আলোচনা কৰা। 11

Citing the problems of agricultural marketing in Assam, discuss the steps taken by the Government in recent years to tackle the same.

5. (a) ভাৰতৰ অৰ্থনীতিত ৰাজহুৱা খণ্ডৰ ভূমিকা ব্যাখ্যা কৰা আৰু ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা। 6+5=11

Explain the role of public sector in the Indian economy and mention the major problems of public sector enterprises in India.

অথবা / Or

- (b) ভাৰতৰ সেৱা খণ্ডই সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা। এই সমস্যাসমূহ সমাধানৰ বাবে পৰামৰ্শ আগবঢ়োৱা। 6+5=11

Discuss the problems faced by the service sector in India. Suggest some measures to solve these problems.

6. (a) স্বাধীনতাকালৰ পৰা অসমৰ ব্যৱসায় আৰু বাণিজ্যৰ গতিবিধিৰ বিষয়ে পর্যালোচনা কৰা। 11

Critically examine the trends of trade and commerce in Assam since independence.

অথবা / Or

- (b) অসমৰ চুবুৰীয়া দেশসমূহৰ সৈতে সীমান্ত বাণিজ্যৰ সম্ভাৱনীয়তা আলোচনা কৰা।

Explain the prospects of border trade with neighbouring countries in Assam.

7. (a) বৰ্তমান পৰিকল্পনা আয়োগৰ পৰিৱৰ্তে নীতি আয়োগ গঠনে ভাৰত চৰকাৰক পঞ্চবাৰ্ষিক পৰিকল্পনা যুগুত কৰাত কিমান উপকৃত কৰিব, আলোচনা কৰা। 11

Discuss how the formation of National Institute of Transparency instead of Planning Commission will help Government of India to formulate Five-Year Plans.

(7)

অথবা / Or

- (b) গোলকীকৰণ বুলিলে কি বুজা? ভাৰতৰ অৰ্থনীতিৰ ওপৰত গোলকীকৰণৰ প্ৰভাৱসমূহৰ বিষয়ে সমালোচনাত্মক আলোচনা দাঙি ধৰা। 2+9=11

What is globalization? Critically discuss the impacts of globalization on Indian economy.
